

## ফেয়াৰ প্ৰেকটিছ কোড (FPC)

এটা ক্ষুদ্ৰ ঋণক (মাইক্ৰ'ফাইনেঞ্চ) বন্ধক বিহীন মুক্ত ঋণৰ ৰূপত পৰিভাষিত কৰা হয়, যি এটা এনেকুৱা পৰিয়ালক দিয়া হ'ব যাৰ বাৰ্ষিক ঘৰুৱা আয় 3,00,000 টকা হ'ব। ইয়াৰ উদ্দেশ্যে, পৰিয়াল বুলি ক'লে এক পৃথক পাৰিবাৰিকক বুজাব, যেনে ধৰক, স্বামী, পত্নী আৰু তেওঁলোকৰ অবিবাহিত সন্তান"।

কৰ্মচাৰীৰ আচৰণৰ বাবে বেংক দায়বদ্ধ নহয়

গ্ৰাহকসকলক তেওঁলোকৰ তেওঁলোকৰ আয়ৰ ভিত্তিত আৰু পৰিশোধৰ ক্ষমতাৰ ভিত্তিত ঋণ দিয়া হৈছে।

সুতৰ হাৰ তলত দিয়া হৈছে :

জেলজি লোন : সুতৰ হাৰ : NTB - 25% নবীকৰণ চক্ৰ 1  
(যদিহে সকলো সদস্যই নিয়মীয়াকৈ ধন পৰিশোধ কৰে) - 23% আৰু নবীকৰণ  
চক্ৰ 2 (যদিহে সকলো সদস্যই নিয়মীয়াকৈ ধন পৰিশোধ কৰে) -22%.

(মাথো জে এল জি-ৰ বাবে প্ৰযোজ্য)

এছএইচজি লোন : 11.5% ৰ পৰা 19%